

### 3 (Sem-5/CBCS) ECO HE 3

2024

#### ECONOMICS

(Honours Elective)

Paper : ECO-HE-5036

( Public Finance )



Full Marks : 80

Time : 3 hours

*The figures in the margin indicate full marks  
for the questions*

*Answer either in English or in Assamese*

1. Answer the following as directed : 1×10=10

তলত দিয়াবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ দিয়া :

- (a) Give an example of non-tax revenue.

অনাকৰ বাজহৰ এটা উদাহৰণ দিয়া।

- (b) Mention a feature of public good.

বাজহৰ সামগ্ৰীৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

( 2 )

- (c) Income tax rate in India is \_\_\_\_\_  
(progressive/regressive).

( Fill in the blank )

ভাৰতত আয়কৰৰ হাৰ \_\_\_\_\_ (ক্ৰমবৰ্দ্ধমান/  
ক্ৰমহ্ৰাসমান)।

( খালী ঠাই পূৰণ কৰা )

- (d) Which is the largest source of tax revenue of the Government of India?

ভাৰত চৰকাৰৰ কৰ বাজহৰ বৃহত্তম উৎসটো কি ?

- (e) Give an example of cost of service principle for supplying public goods.

ৰাজহুৱা সামগ্ৰীৰ যোগানৰ বাবে সেৱা খৰছ নীতি  
প্ৰয়োগৰ এটা উদাহৰণ দিয়া।

- (f) What is monetary policy?

মুদ্রানীতি কি ?

- (g) Who developed the concept of merit goods?

উৎকৰ্ষ সামগ্ৰীৰ ধাৰণাটোৰ উদ্ভাৱক কোন ?

- (h) Who propounded the canon of elasticity of taxation?

কৰৰ স্থিতিস্থাপকতাৰ নীতিটো কোনে উদ্ভাৱন কৰিছিল ?

A25/123

( Continued )

( 3 )

- (i) Who appoints the Comptroller and Auditor General (CAG) of India?

ভাৰতৰ হিচাপ পৰীক্ষক আৰু নিয়ন্ত্ৰকক কোনে নিযুক্তি  
দিয়ে ?

- (j) Who is the Chairman of the 16th Finance Commission in India?

ভাৰতৰ ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষজনৰ নাম কি ?

2. Answer the following questions : 2×5=10

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

- (a) Define public finance.

ৰাজহুৱা বিত্তৰ সংজ্ঞা দিয়া।

- (b) What is meant by externalities?

বাহ্যিকতা মানে কি বুজায় ?

- (c) Mention two demerits of benefit theory of taxation.

কৰৰ মুনাফা তত্ত্বৰ দুটা অসুবিধা উল্লেখ কৰা।

A25/123

( Turn Over )



( 4 )

(d) Define direct tax with an example.

উদাহৰণসহ প্ৰত্যক্ষ কৰৰ সংজ্ঞা দিয়া।

(e) Define federal finance.

যুক্তৰাষ্ট্ৰীয় বিত্তৰ সংজ্ঞা দিয়া।

3. Answer any four of the following questions :

5×4=20

তলত দিয়া প্ৰশ্নসমূহৰ যি কোনো চাৰিটাৰ উত্তৰ লিখা :

(a) Briefly mention the significance of indirect taxes in developing economies.

উন্নয়নশীল অৰ্থনীতিত পৰোক্ষ কৰৰ গুৰুত্ব সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

(b) Distinguish between Public and private finance.

ৰাজহুৱা আৰু ব্যক্তিগত বিত্তৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

(c) Briefly mention the different rates of taxation.

কৰৰ বিভিন্ন হাৰসমূহ সংক্ষেপে উল্লেখ কৰা।

( 5 )

(d) Briefly analyze the main sources of government revenue.

চৰকাৰী ৰাজহৰ প্ৰধান উৎসসমূহ সংক্ষেপে বিশ্লেষণ কৰা।

(e) Discuss in brief the concept of equal marginal sacrifice under the ability to pay principle of taxation.

কৰৰ সামৰ্থ্যৰ নীতিৰ অধীনৰ সমপ্ৰান্তিক ত্যাগৰ ধাৰণাটো সংক্ষেপে আলোচনা কৰা।

(f) Write a brief note on the Centre-State financial relations in India.

ভাৰতত কেন্দ্ৰ-ৰাজ্যৰ বিত্তীয় সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা।

4. Answer any four of the following questions :

10×4=40

তলত দিয়া প্ৰশ্নসমূহৰ যি কোনো চাৰিটাৰ উত্তৰ লিখা :

(a) Discuss the role of fiscal policy in the growth and development of an economy.

এখন অৰ্থনীতিৰ বিকাশ আৰু উন্নয়নত ৰাজস্ব নীতিৰ ভূমিকা আলোচনা কৰা।

(b) Discuss the characteristics of a good tax system.

এটা ভাল কৰ ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

( 6 )



- (c) What is meant by market failure? Discuss the role of government in correcting market failure. 2+8=10

বজাৰ বিফলতা মানে কি বুজায়? বজাৰ বিফলতা আঁতৰ কৰিবলৈ চৰকাৰে লোৱা ভূমিকাসমূহ আলোচনা কৰা।

- (d) Critically discuss the voluntary exchange approach under the benefit principle of taxation.

কৰৰ সুবিধাৰ নীতিৰ অধীনত স্বেচ্ছা বিনিময় তত্ত্বটো সমালোচনা সহকাৰে আলোচনা কৰা।

- (e) Analyze the major reforms for indirect taxation in India recommended by the Tax Reform Committee.

পৰোক্ষ কৰৰ সংস্কাৰৰ বাবে ভাৰতত কৰ সংস্কাৰ কমিটিয়ে আগবঢ়োৱা প্ৰধান সংস্কাৰসমূহ বিশ্লেষণ কৰা।

- (f) What is Goods and Services Tax (GST)? Explain the salient features of Goods and Services Tax in India.

দ্রব্য আৰু সেৱা কৰ মানে কি? ভাৰতত দ্রব্য আৰু সেৱা কৰৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

( 7 )

- (g) What is meant by Government Budget? Explain the different stages in preparing a Government Budget. 4+6=10

চৰকাৰী বাজেট বুলিলে কি বুজায়? এখন চৰকাৰী বাজেট প্ৰস্তুতৰ বিভিন্ন স্তৰসমূহ ব্যাখ্যা কৰা।

- (h) Discuss the role of Finance Commission for inclusive and equitable economic growth of an economy.

এখন অর্থনীতিৰ সামগ্ৰিক আৰু সমঅর্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত বিত্ত আয়োগৰ ভূমিকা আলোচনা কৰা।

\*\*\*

